

শোণিতপুৰত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা সভা

তেজপুৰ, ১৩ জানুৱাৰী: শোণিতপুৰ জিলাত চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে জিলাখনৰ গ্ৰামাঞ্চলত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি সন্দৰ্ভত জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ অধ্যক্ষতাত আৰু জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে গাওঁ পঞ্চায়তৰ সভাপতি, সচিব, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী তথা কণিষ্ঠ অভিযন্তাসকলৰ উপস্থিতিত জিলা পুথিভঁড়াল পেক্ষাগৃহত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জিলাখনৰ সকলো গাওঁ পঞ্চায়ত এলেকাত ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ তথ্য বিতংভাৱে জিলা উপায়ুক্তক অৱগত কৰিবলৈ পঞ্চায়তৰ প্ৰতিনিধি বৰ্গক আহ্বান জনায়। উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে পঞ্চায়তৰ সভাপতি-সচিব সকলে ৰূপায়ণ কৰা আঁচনিৰ অধীনত চলি থকা কামৰ লেহেমীয়া গতিত অসন্তুষ্টি প্ৰকাশ কৰে আৰু অহা ১৫ মাৰ্চৰ ভিতৰত স্ত্ৰীপ্ৰতাৰে আঁচনি সমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ পঞ্চায়তৰ প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে। লগতে উপায়ুক্তগৰাকীয়ে কোনো পঞ্চায়তত আঁচনি ৰূপায়নত বিসংগতি ধৰা পৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সৱধান কৰি দিয়ে। এই ক্ষেত্ৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীক ব্যক্তিগত ভাবে জিলাখনৰ সকলো পঞ্চায়তৰ কাম কাজ সমূহ তদাৰক কৰি পৰৱৰ্তী পৰ্যালোচনা সভাত সবিশেষ তথ্য জনাবলৈ নিৰ্দেশ দিয়ে। তেওঁ অহা ফেব্ৰুৱাৰী মাহৰ মাজ ভাগত হ'ব লগা পৰৱৰ্তী পৰ্যালোচনা সভাৰ পূৰ্বে সকলো পঞ্চায়তকে অতি কমেও পঞ্চাশ শতাংশ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়ে। বৰ্তমান কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বাবে যুগুতোৱা দীৰ্ঘম্যাদী আঁচনিৰ আৰ্হিত পঞ্চায়তৰ প্ৰতিনিধি সকলক নতুন আঁচনি গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়ে যাতে গ্ৰামাঞ্চলৰ ৰাইজ বহু বছৰলৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। তেওঁ প্ৰতিনিধি সকলক কিছু ব্যতিক্ৰমী চিন্তাৰে আঁচনি ৰূপায়নৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তদুপৰি তেখেতে পঞ্চায়ত এলেকাৰ আৱৰ্জনা নিষ্কাশনৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিনিধি সকলক আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত যি কোনো অসুবিধাৰ সন্মুখীন হলে জিলা প্ৰশাসনক অৱগত কৰিলে জৰুৰী ভাবে সম্পূৰ্ণ সহায় সহযোগিতা আগঢ়োৱা হ'ব বুলিও অৱগত কৰে। সভাত জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, লিড বেংকৰ ভাৰপ্ৰাপ্ত পৰিচালক আৰু দত্তৰ লগতে জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ সকলো সদস্য উপস্থিত থাকে।